

Visit to India of H.E. Sheikh Dr. Ahmed Nasser Al-Mohammad Al-Sabah, Foreign Minister and MOS for Cabinet Affairs, State of Kuwait (March 17-18, 2021)

March 18, 2021

কুৱেইট ৰাজ্যৰ বিদেশ মন্ত্ৰী আৰু সংসদ বিষয়ক ৰাজ্যিক মন্ত্ৰী, মাননীয় শ্বেখ ডঃ আন্ধেদ নাচেৰ আল-মহম্মদ আল-চাবাহৰ ভাৰত ভ্ৰমণ (মাৰ্চ 17-18, 2021)

মাৰ্চ 18, 2021

কুৱেইট ৰাজ্যৰ বিদেশ মন্ত্ৰী আৰু সংসদ বিষয়ক ৰাজ্যিক মন্ত্ৰী, মাননীয় শ্বেখ (ডঃ) আন্ধেদ নাচেৰ আল-মহম্মদ আল-চাবাহে 17-18 মাৰ্চ, 2021 তাৰিখে ভাৰত ভ্ৰমণ কৰে মাননীয় বিদেশ বিষয়ক মন্ত্ৰী ডঃ এছ জয়শংকৰৰ নিমন্ত্ৰণত। দুয়োজন মন্ত্ৰীয়ে 18 মাৰ্চ 2021 তাৰিখৰ ৰাতিপুৱা লগ হয় আৰু ভাৰত-কুৱেইট দ্বিপক্ষীয় সম্বন্ধৰ সকলো দিশ নিৰীক্ষণ কৰে আৰু আঞ্চলিক ঘটনাসমূহ আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক আৰু বন্ধুত্বৰ বান্ধোনত অধিক গতি প্ৰদান কৰাৰ উপায় আৰু ধৰণ অন্বেষণ কৰে।

বিদেশ মন্ত্ৰী মাননীয় শ্বেখ আন্ধেদ নাচেৰে বিদেশ বিষয়ক মন্ত্ৰীক কুৱেইটৰ প্ৰধান মন্ত্ৰী মাননীয় শ্বেখ চাবাহ খালেদ আল-হামাদ আল-চাবাহৰ ফালৰ পৰা প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ বাবে লিখা এখন চিঠি প্ৰদান কৰে।

এই ভ্ৰমণকালত, সম্বন্ধটো গতি দিয়াৰ বাবে বিদেশ মন্ত্ৰী স্তৰৰ এক যুটীয়া মন্ত্ৰী পৰিষদৰ স্থাপনৰ ওপৰত এক যুটীয়া বিবৃতি বিজ্ঞ কৰা হয়। যুটীয়া পৰিষদ বৈঠক (জেচিএম) এক ভেটি হিচাপে কাৰ্য কৰিব সকলো দ্বিপক্ষীয় সংগঠনিক যোগাযোগত যেনে বিদেশ কাৰ্যালয় আলোচনা আৰু যুটীয়া কৰ্মৰত গোট। হাইড্ৰ'কাৰ্বন, মানৱ শক্তি আৰু চলন, আৰু স্বাস্থ্যত্বৰ ওপৰত থকা বৰ্তমান যুটীয়া কৰ্মৰত গোটসমূহৰ বাহিৰেও বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা আদিৰ ওপৰত নতুন জেডাৰ্লিউচি স্থাপনৰ কথা আলোচনা কৰা হৈছে।

বিদেশ মন্ত্ৰী মাননীয় শ্বেখ ডঃ আন্ধেদ নাচেৰে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে কুৱেইটক 200,000 'ভাৰত নিৰ্মিত' কোভিড-19 প্ৰতিষেধক যোগান ধৰাৰ বাবে ফেব্ৰুৱাৰী 2021 ত। বিদেশ বিষয়ক মন্ত্ৰীয়ে কুৱেইট ৰাজ্যৰ নেতৃত্ব আৰু চৰকাৰক ধন্যবাদ দিয়ে কোভিড-19 মহামাৰীৰ সময়ত এক বৃহৎ ভাৰতীয় সম্প্ৰদায়ৰ যত্ন লোৱাৰ বাবে। তেওঁ আশা কৰে যে ভাৰতীয় সম্প্ৰদায়ে কুৱেইটলৈ অধিক সংখ্যাত শীঘ্ৰে যাত্ৰা কৰিব পাৰিব। তেওঁ কোভিড-19 মহামাৰীৰ বিৰুদ্ধে যুঁজত কুৱেইট ৰাজ্যলৈ ভাৰতৰ অবিচ্ছিন্ন সমৰ্থন প্ৰকাশ কৰে। দুয়ো পক্ষই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা উন্নত কৰাৰ প্ৰয়োজন থকা বুলি মান্তি হয়।

ভাৰত হৈছে কুৱেইটৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ। শক্তি, বাণিজ্য, স্বাস্থ্যত্ব, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, সংস্কৃতি, শিক্ষা আৰু পৰ্যটনৰ খণ্ডত সম্বন্ধ অধিক শক্তিশালী আৰু গভীৰ কৰাৰ গুৰুত্বপূৰ্ণ সুযোগ আছে। বিদেশ বিষয়ক মন্ত্ৰীয়ে কুৱেইটৰ পৰা ভাৰতকৈ অধিক বিনিয়োগৰ আমন্ত্ৰণ জনাই ভিন্ন খণ্ডত যাৰ ভিতৰত আছিল শক্তি, আন্তঃগাঁথনি, খাদ্য সুৰক্ষা, স্বাস্থ্যত্ব আৰু শিক্ষা।

দুয়োজন মন্ত্ৰীয়ে শেহতীয়া আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ঘটনাসমূহো আলোচনা কৰে, আৰু বহুপক্ষীয় মঞ্চত পাৰস্পৰিক বুচিৰ বিষয়বোৰৰ ওপৰত ঘনিষ্ঠ সমন্বয় ৰখাৰ বাবে মান্তি হয়। দুয়ো পক্ষই যুটীয়া ভাৱে নিজৰ মাজৰ কূটনৈতিক সম্বন্ধ স্থাপনৰ 60তম বাৰ্ষিকী উদযাপন কৰিব 2021-22ত।

নতুন দিল্লী

মাৰ্চ 18, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.